

3 (Sem-5) ASM M 6

২০১৪

ASSAMESE

(Major)

Paper : 5.6

Full Marks : 60

Time : 3 hours

The figures in the margin indicate full marks
for the questions

১। কেবল উত্তরটো লিখা :

১×৭=৭

(ক) “ভাষাবিজ্ঞানৰ ছাত্রই ভাষাক অভিধানেৰে সৈতে
সাঙ্গোৱাৰ ভুল যাতে নকৰে !” উক্তিটো কাৰ ?

(খ) Original and Development of Bengali
Language নামৰ গৱেষণা-গ্ৰন্থখনৰ প্ৰহকাৰজন
কোন ?

(গ) ‘এছপিৰেন্টে’ নামৰ কৃত্ৰিম ভাষাটো যোগান্তক শাখাৰ কি
নীতিৰ আধাৰত গঠন কৰা হৈছিল ?

(ঘ) জিপছী বা যাযাবৰী ভাষাটো মূলতঃ কি ভাষাৰ অন্তর্গত ?

(ঙ) দ্বি-অক্ষৰযুক্ত শব্দত কামৰূপীত অপিনিহিতি হয়নে ?

- (চ) বগীকরণ কোনটো বিভাগত চলিত ভাষাৰ গঠন-পদ্ধতিৰ
ওপৰত গুৰুত্ব দিয়া হয় ?
- (ছ) মিশ্র ভাষা বা পিজিন একোটাই মাতৃভাষা বা প্রথম ভাষা
হৈ স্থায়ী ৰূপ লাভ কৰিলে তাক কি বুলি কোৱা হয় ?

২। চমুকৈ উত্তৰ লিখা : ২×৪=৮

- (ক) “ভাষাৰ মাজত দুটা প্ৰত্িয়ে ওলোটা-উলটিভাৱে কাম
কৰা দেখা যায় ।” এই প্ৰত্ি দুটা কি কি ?
- (খ) ভাষাৰ মাজত পাৰম্পৰিক সম্পর্ক স্থাপন কৰিবলৈ কি কি
বিষয়ৰ ওপৰত চুক বাধিব লাগে ?
- (গ) ‘পাটোই’ (Patois) আৰু ‘পাৰ্ল’ (Parler) বুলিলে
কি বুজা ?
- (ঘ) প্ৰকপাত্ৰক বগীকৰণ কাক বোলে ? এই বগীকৰণৰ
বিশেষত্ব কি ?

৩। যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা : ৫×৩=১৫

- (ক) যথাস্থৰ অসমীয়া ভাষাৰ উদাহৰণৰ সৈতে স্বৰাগম আৰু
ব্যঞ্জনাগমৰ বিষয়ে আলোচনা কৰা ।
- (খ) কামৰূপী উপভাষাত অপিনিহিতিৰ প্ৰয়োগ সম্পর্কে চমুকৈ
লিখা ।
- (গ) মঙ্গলদৈৰ ব্যাসসকলৰ মাজত প্ৰচলিত গুপ্তভাষাটোৱ
গঠন-পদ্ধতি উদাহৰণসহ আলোচনা কৰা ।

- (ঘ) বাজ্য একোখনত বাজ্যভাষাই কেনে ধৰণৰ ভূমিকা পালন
কৰে, আলোচনা কৰা ।
- (ঙ) প্ৰাদেশিক ভাষা, ৰাষ্ট্ৰীয় ভাষা আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাৰ
মাজত থকা পাৰম্পৰিক সম্পর্কৰ বিষয়ে এটি আলোচনা
প্ৰস্তুত কৰা ।

৪। (ক) “ভাষা মানৰ সংস্কৃতিৰ এটা উপাদান, অকল উপাদানেই
নহয়, ই সকলো সাংস্কৃতিক কামৰ ভেটি স্বৰূপ ।”
কথাষাৰ আলোচনা কৰা ।

নাইবা

- (খ) জাতি, ভাষা আৰু সংস্কৃতিৰ মাজৰ সম্পর্ক আলোচনা
কৰি এটা প্ৰবন্ধ যুগ্মত কৰা ।

৫। (ক) আন্তঃৰাষ্ট্ৰীয় ভাষা বুলিলে কি বুজা ? আন্তঃৰাষ্ট্ৰীয় ভাষা
কৃত্ৰিম হ'ব পাৰেনে ? যদি পাৰে, এই ধৰণৰ কৃত্ৰিম
ভাষাবোৰ গঠন-পদ্ধতি কি কি ধৰণৰ হ'ব পাৰে ? এটা
কৃত্ৰিম আন্তঃৰাষ্ট্ৰীয় ভাষাৰ গঠন-পদ্ধতি উদাহৰণৰ সৈতে
আলোচনা কৰা ।

২+১+৩+৪=১০

নাইবা

- (খ) উপভাষা কাক বোলে ? উপভাষা অধ্যয়নৰ
প্ৰয়োজনীয়তাসমূহ কি কি ? কোনো এটা উপভাষাব
বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে অধ্যয়নকাৰীজনে কেনে
ধৰণৰ প্ৰস্তুতি কৰা প্ৰয়োজন, আলোচনা কৰা । ২+৪+৪=১০

৬। (ক) আকৃতিমূলক বগীকরণৰ শাখাসমূহৰ বিষয়ে আলোচনা
কৰা ।

১০

নাইবা

(খ) বিশিষ্ট পৰি পৰিৰ্ব্বনৰ তলত দিয়া দিশকেইটাৰ বিষয়ে
উদাহৰণৰ সৈতে আলোচনা কৰা : $\frac{2}{3} \times 8 = 10$

সমীভৱন; অল্পপ্রাণীভৱন; ঘোষীভৱন;
অনুনাসিকীকৰণ।

★ ★ ★

নাইবা

জ্বালানীৰ পৰি পৰি পৰিৰ্ব্বনৰ কথা আলোচনা (৩) ১০
মুক্তি পৰি
মুক্তি পৰি
মুক্তি পৰি
পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি পৰি

কৰা

কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা
কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা
কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা কৰা